

2 যোহন

গ্ৰন্থ ৰচয়িতা

এই পত্ৰৰ লিখক যোহন□ এজন বৰ্ষীয়ান হিচাপে 2 যোহন তেওঁ নিজেই লিখিছে□ এই পত্ৰখনৰ শিৰোনামা হ'ল 2 যোহন□ এই পত্ৰমালাৰ এইখন দ্বিতীয়, এইদৰে 3 খন পত্ৰই পাঁচনি যোহনৰ নাম বহন কৰে□ 2 যোহনৰ লক্ষ্য হ'ল যে যোহনৰ লোকসকলৰ মাজত ভুৱা শিক্ষকসকলে এক ভ্ৰমনপদ পৰিচৰ্যা পৰিচালনা কৰিছে, লোকসকলক পৰিৱৰ্তন কৰিব বিচাৰিছে, আৰু তেওঁলোকে খ্ৰীষ্টিয় আতিথ্যৰ সুবিধা গ্ৰহণ কৰিছে□

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্ৰায় 85-95 খ্ৰীষ্টাব্দৰ মাজত□

সম্ভাব্য সময় প্ৰায় 85-95 খ্ৰীষ্টাব্দৰ মাজত□ লিখাৰস্থান সম্ভৱতঃ ইফিচ আছিল□

প্ৰাপক

দ্বিতীয় যোহন হ'ল এটা মণ্ডলীলৈ লিখা এখন পত্ৰ, য'ত এজনী প্ৰিয় ভদ্ৰ মহিলা আৰু তেওঁৰ সন্তানসকলক চিহ্নিত কৰিছে□

উদ্দেশ্য

যোহনে লিখা তেওঁৰ দ্বিতীয় পত্ৰত তেওঁৰ বিশ্বাসযোগ্য প্ৰশংসা এইদৰে প্ৰকাশ কৰি কৈছে “ভদ্ৰ মহিলা আৰু তেওঁৰ সন্তানসকল,” আৰু তেওঁৰ প্ৰেমত আগবাঢ়িবলৈ আৰু প্ৰভুৰ আদেশক ধৰি ৰাখিবলৈ তেওঁক উৎসাহিত কৰা□ তেওঁ ভুৱা শিক্ষকসকলৰ বিৰুদ্ধে তেওঁক সতৰ্ক কৰি দিয়ে, আৰু তেওঁক জনাই দিয়ে যে, তেওঁলোকে অতি শীঘ্ৰেই পৰিদৰ্শনৰ পৰিকল্পনা কৰি আছে□ “ভনী” হিচাপে পুনৰ তেওঁক যোহনে শুভেচ্ছা জনাই□

মূল বিষয়

বিশ্বাসীসকলৰ বিচাৰ-বুদ্ধি□

প্ৰান্তৰেখা

1. শুভেচ্ছা — 1:1-3
2. প্রেমত সত্যক বজায় রাখা — 1:4-11
3. শেষ শুভেচ্ছা — 1:12, 13

এগৰাকী খ্ৰীষ্টিয়ান মহিলাৰ প্ৰতি পত্ৰ

1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে।

2 কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব।

3 পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।

4 আমি পিতৃৰ পৰা পোৱা আঞ্জা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ।

5 হে ভদ্ৰ মহিলা*, এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আঞ্জা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰম্পৰে প্ৰেম কৰা উচিত†।

6 আৰু প্ৰেম এইটোৱে হয়, য'ত আমি তেওঁৰ আঞ্জা অনুসাৰে চলোঁ‡ এই আঞ্জা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।

7 কিয়নো অনেক প্ৰবঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে। এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।

8 আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক।§ এই কাৰণতে নিজলৈ সাৱধান হ'ব।

9 যি কোনোৱে খ্ৰীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।

* 1 অধ্যায়:5 কুৰিয় † 1 অধ্যায়:5 যো 13:34 ‡ 1 অধ্যায়:6 যো 14:15,

21 § 1 অধ্যায়:8 1ম কৰি 3:8-15; প্ৰ 3:11

10 যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব□

11 যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱেঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়□

12 আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ। কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ□

13 আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে□

ইঞ্জিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the
Assamese Language of India

copyright © 2017, 2018 Bridge Connectivity Solutions

Language: অসমীয়া (Assamese)

Dialect: Standard

Translation by: Bridge Connectivity Solutions

Contributor: Bridge Connectivity Solutions Pvt. Ltd.

This translation is made available to you under the terms of the Creative Commons Attribution Share-Alike license 4.0.

You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:

You include the above copyright and source information.

If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.

If you redistribute this text, you must distribute your contributions under the same license as the original.

Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents. For other uses, please contact the respective copyright owners.

Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.

2025-04-26

PDF generated using Haiola and XeLaTeX on 26 Apr 2025 from source files dated 26 Apr 2025

1e228d69-d6f5-5171-b1af-4f5bccdf9ed9